

আলুৰ খেতিপথাৰ তথা উৰালৰ অনিষ্টকাৰী কেৰোণ পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

শ্রীঅৰূপ কুমাৰ শৰ্মা
কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়



কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়
অসম কৃষি বিশ্ববিদ্যালয়
ডিব্ৰুগড় - ৭৮৬০১০

আলুর খেতিপথার তথা ত্বংবালৰ অনিষ্টকাৰী কেৰোণ পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

আলু খেতিৰ এক প্ৰধান শক্তি হৈছে - কেৰোণ পোক। এই পোকটি আগতে আমাৰ দেশত নাছিল; ইটালিৰ পৰা প্ৰায় ৭৫ বছৰ আগতে আমাৰ দেশত প্ৰবেশ কৰা এই পোকটি এতিয়া দেশৰ চুকে-কোণে বিয়পি কৃষকৰ খেতিপথাবত আলুৰ উপৰিও বেঙনা, ধপাত আৰু বিলাহীৰ, বিশেষকৈ ত্বংবালত আলুগুটিৰ পৰম ক্ষতি কৰিছে। কেৰোণ পোকে নৱেন্দ্ৰৰ পৰা মাৰ্চ মাহলৈ খেতিপথাবত আৰু এপ্ৰিলৰ পৰা নৱেন্দ্ৰৰ মাহলৈ ত্বংবালত আলুগুটিৰ অনিষ্ট কৰে; এক কথাত গোটেই বছৰ জুৰি ই কৃষকৰ অপকাৰ সাধে।

কেৰোণ পোকৰ পথিলাতি নিশাচৰ; তেনেই সৰু - পাখি দুখন মেলিলে ১৩মি.মি মানহে বহল হয়। দেখিবলৈ মতিয়া-মুগা বৰণৰ আৰু গাঢ় মুগা ৰঙেৰে ৰঞ্জিত। পলুবোৰ গুলপীয়া-বগা বা পাতল সেউজীয়া। মাইকী পথিলাজনীয়ে প্ৰায় ১৫০ -২০০টা কনী এটা এটাকৈ পাতৰ তলপিঠিত বা মাতিৰ পৰা ওলাই থকা আলুগুটিত পাৰে। কনী ফুটি পলুবোৰ কুমলীয়া পাত, ডাল, গা-গছত সোমাই সুৰংগ বনায়; আলুগুটিৰ ভিতৰভাগত সোমাই সাহ অংশ খাই দিয়াৰ ফলত অপূৰণীয় ক্ষতি হয়। মনকৰিবলগীয়া যে, এনে আক্ৰান্ত আলুৰ সতে ত্বংবাল ই পাইছি আৰু ত্বংবালত বিস্তৰ ক্ষতিসাধন কৰে। সেয়ে, কৃষকসকলে তলৰ কথাবোৰত বিশেষ গুৰুত্ব দিব লাগে -

- কেৰোণ পোকৰ পথিলাই যাতে মাতিৰ পৰা ওলাই থকা আলুগুটিত কনী দিব নোৱাৰে তাৰ বাবে খেতিদৰাত মাতি চপোৱা কামতি সময়ত আৰু সুচাৰুৰূপে কৰিব লাগে, যাতে মাতিৰ ওপৰ অংশৰ আলুগুটিবোৰৰ অলপো বাহিৰ ওলাই নেথাকে।
- খেতিপথাবতকৈ ত্বংবালঘৰত কেৰোণ পোকৰ উপদ্রু বেছি। সেয়ে, আক্ৰান্ত আলুগুটিবোৰ ভুলতো ত্বংবালত মজুত কৰিব নেলাগে; পোকতিয়ে ত্বংবালত প্ৰায় ৩০-৭০% আলুগুটিৰ ক্ষতি কৰে আৰু বিশেষ যত্ন নোলোৱা ত্বংবালত এই ক্ষতি ৯০% পৰ্যন্ত হয়। ত্বংবালত মজুত কৰাৰ সময়ত বা মজুত কৰাৰ পিছত পোকতিৰ উমান পাবলৈ আলুৰ চকুবোৰ ভালকৈ নিৰীক্ষণ কৰিব লাগে। চকুবোৰৰ ওচৰত কলাৰঙৰ মলৰ (বিষ্ঠাৰ) সৰু সৰু লদা দেখিলে আলুটো কাতি ভিতৰভাগত পোকতিৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হ'ব লাগে।
- আলুৰ সাহ অংশ খাই দিয়াৰ ফলত পৰিমানগত এক ক্ষতি হোৱাৰ উপৰিও আলুবোৰ লাহে লাহে পচিবলৈ লয়; ফলত আলুবোৰ বিক্ৰিৰ বাবে অনুপযোগী হৈ পৰে।
- কেৰোণ পোকৰ দ্বাৰা আক্ৰান্ত আলু কেতিয়াওঁ বীজ হিচাবে ব্যৱহাৰ কৰিব নেলাগে; কিয়নো, পোকতিয়ে আলুৰ চকুবোৰ খাই দিয়াৰ বাবে আশানুৰূপভাৱে বীজৰ অংকুৰণ নহয়; ফলত কৃষকৰ সময় তথা পইচা অথলে যায়।
- শীতলীকৃত ত্বংবালত ৰখা আলুগুটিত এই পোকৰ উপদ্রু কম হয়। সেয়ে, সুবিধা পালে এনে ত্বংবালত নিজৰ অন্তত: বীজ হিচাবে ৰখা আলুখিনি মজুত কৰিব লাগে অথবা এনে শীতলীকৃত ত্বংবালৰ পৰা বীজৰ বাবে আলু সংগ্ৰহ কৰিব লাগে।
- আলুৰ বীজ অলপ দকৈ (কমেও ৫ ছে.মি.) ৰোপন কৰিলে এই পোকৰ আক্ৰমন কিছু কম হোৱা দেখা যায়।
- মনকৰিবলগীয়া যে আলুখেতিৰ মাজে মাজে জলকীয়া, পিয়াজ আৰু মটৰমাহৰ খেতি অৰ্তৰভূতি শস্য হিচাবে কৰিলে খেতিদৰাত এই পোকতিৰ সংখ্যা কিছু কমে।
- প্ৰকৃতিত কিছুমান উপকাৰী প্ৰজাতিৰ পতংগই অনিষ্টকাৰী কেৰোণ পোকৰ সংখ্যা তথা বংশবৃদ্ধিত বাধা দি কৃষকক বন্ধুসম সহায় কৰি আহিছে; কিন্তু, পৰিতাপৰ বিষয় যে ৰাসায়নিক কীটনাশক

দৰবৰ অপপ্ৰয়োগৰ ফলত এই উপকাৰী প্ৰজাতিবোৰ নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। কৃষকসকল
এই ক্ষেত্ৰত সজাগ হোৱা উচিত আৰু নিজৰ লগতে আনকো কীটনাশকৰ এনে অযথা প্ৰয়োগৰ
পৰা বিৰত ৰখা উচিত। কৃষি-বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এনে কীটনাশক দৰৰ প্ৰয়োগ কৰিব লাগে।

- ৩০-৩৮ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা এই পোকতিৰ বাবে অনুকূল; সেয়ে গৰমকালি ইয়াৰ উপদৰুৰ বাতে
।
- খেতি পথাৰৰ পৰা ভঁৰাললৈ অনাৰ সময়ত যথাসম্ভৱ চকুবোৰ নিৰীক্ষণ কৰি চাৰ লাগে।
এতৰপীয়াকৈ মেলি ২-৩ দিন ৰ'দত শুকালে সুফল পোৱা যায়। পৰি র'দত কেৰোণ পোকৰ
কণিবোৰ ধৰংস হোৱাৰ উপৰিও ভালদৰে শুকালে পৰৰ্বতী সময়ত ভঁৰালত ভেঁকুৰজনিত ৰোগৰ
উপদৰুৰ কমে।
- ভঁৰালটো শুকান, শীতল আৰু বতাহ সূচলে অহা-যোৱা কৰিব পৰা হ'ব লাগে। ভঁৰালৰ
ভিতৰভাগৰ উষ্ণতা ২১ ডিগ্ৰী ছেলছিয়াছৰ বেছি হ'ব নেলাগে। ইয়াৰোপৰি ভঁৰালত আলুগুতিবোৰ
ছাই, শুকান বালিৰ তৰপ দি বিহলঙ্গণি, নিম, পছতীয়া, বছ আদিৰ পাত অথবা নিমগুতি, বছৰ
শিপাৰ গুড়িৰে তাকি দিলে কেৰোণ পোকে কণি দিয়াত বাধা পায়।
- উন্নত ভঁৰালত প্ৰতি ২৭ ঘনমিটাৰ (৩মি.×৩মি. ক্ষ ৩মি. প্ৰস্থ ক্ষ ৩মি. ওখ) আয়তনত ১ কেজি
কাৰ্বন-ডাই-ছালফাইডৰ প্ৰয়োগে সুফল দিয়ে যদিও ভঁৰালতে আলুগুতিৰ গজালি ওলোৱাৰ
সম্ভাৱনা থাকে।
- আলুগুতি মজুত কৰাৰ আগতে ভঁৰালৰ বেৰ, মজিয়ো, চিলিং আদিত ভালদৰে চুণৰ প্ৰলেপ দিব
লাগে। আলুগুতিবোৰ মাজে মাজে উলিয়াই ৰ'দত শুকাব লাগে আৰু ১% মালাথিয়ন ৩ মাহৰ
অন্তৰে অন্তৰে বেৰ, চিলিং আদিত প্ৰয়োগ কৰিব লাগে।
- ফেৰোম'ন ফান্দ সঠিকভাৱে সময়ত ব্যৱহাৰ কৰিলে পথাৰ আৰু ভঁৰাল উভয়তে সুফল পাব
পাৰি।
- বীজৰ বাবে ৰখা আলুগুতিত ৫% মালাথিয়ন ১০০ কেজি বীজত ১২ গ্ৰাম হাৰত প্ৰয়োগ কৰিব
লাগে; অৱশ্যে বীজৰ বাবে ৰখা এনে আলুগুতি খাৰলৈ ব্যৱহাৰ কৰিব নোৱাৰি।